

গ্ৰাহকৰ তথ্য আৰু
একাউন্ট খোলাৰ প্ৰ-পত্ৰ
(একক মালিকানাধীন প্ৰতিষ্ঠানৰ বাবে)



(অনুগ্ৰহ কৰি প্ৰ-পত্ৰখন কেৱল মাত্ৰ ডাঙৰ ফলা আখৰ আৰু একে চিহ্নহীৰে পূৰণ কৰিব। এইখন এক যন্ত্ৰৰ দ্বাৰা পঢ়িব পৰা প্ৰ-পত্ৰ আৰু এক স্কেনাৰৰ মাধ্যমেৰে যাব।)
প্ৰযোজ্য অনুসৰি বক্সসমূহ ☒ টিক কৰিব। *বাধ্যতামূলক ক্ষেত্ৰ।

আবেদনৰ তাৰিখ চিক্ৰেইট নম্বৰ সত্তাৰ গ্ৰাহক আইডি (ইতিমধ্যে থকা গ্ৰাহকৰ বাবে)
শাখা কোড আপোনাৰ (Branch Name) শাখাত মোৰ আমাৰ একাউন্ট খোলক কেচ প্ৰকাৰ ☐ আৰ-কিট ☐ আৰ-কিট নোহোৱা
ইতিমধ্যে থকা চিআইএফ আইডি: আপডেট ☐ এই গ্ৰাহক তথ্য প্ৰ-পত্ৰত উল্লেখিত বিৱৰণ অনুসৰি মই/আমি বৰ্তমানে থকা আমাৰ চিআইএফ আপডেট কৰিব বিচাৰো।

1. সত্তাৰ বিৱৰণ

*নাম
*অন্তৰ্ভুক্তিৰ তাৰিখ *অন্তৰ্ভুক্তিৰ চহৰ *অন্তৰ্ভুক্তিৰ দেশ
*পেন নং জিএছটিএন নং *পঞ্জীয়ন কৰা হৈছে ☐ হয় ☐ নহয়
*উদ্যোগ প্ৰকাৰ ☐ উৎপাদন ☐ এনবিএফটি ☐ নিৰ্মাণ ☐ অলাভজনক সংস্থা ☐ ক্ষুদ্ৰ উদ্যোগ ☐ অন্যান্য
যদি 'অন্যান্য' হয় তেন্তে বেংকৰ কেৱল ইতিমধ্যে নিৰ্দিষ্ট অনুদৰি উদ্যোগ কোড পূৰণ কৰক
*বাৰ্ষিক টাৰ্ণঅৱাৰ ☐ 0-5 লাখ ☐ 5-10 লাখ ☐ 10-25 লাখ ☐ 25-50 লাখ ☐ 50 লাখ-1 কোটি ☐ 1-5 কোটি ☐ 5-25 কোটি ☐ 25-50 কোটি ☐ 50-100 কোটি ☐ > 100 কোটি
আইনী সত্তা চিনাক্তকৰ্তা নম্বৰ আইনী সত্তা চিনাক্তকৰ্তাৰ মেয়াদ
উকলি যোৱাৰ তাৰিখ
আইআৰএ পঞ্জীয়ন নম্বৰ সত্তাৰ ৱেবছাইট ইউআৰএল
*আপুনি ৰাজনৈতিকভাৱে উন্মুক্ত ব্যক্তি বা তেনে কোনোবা ব্যক্তিৰ সম্পৰ্কীয় নেকি? ☐ হয় ☐ নহয়

2. ঠিকনাৰ বিৱৰণ

*পঞ্জীয়নভুক্ত কাৰ্যালয় ঠিকনা (প্ৰমাণ বাধ্যতামূলক)

দোকান / কাৰ্যালয়ৰ নং. আৰু
বিভিৎৰ নাম / নং.
পথ / ৰাস্তাৰ নাম / নং
*লেণ্ডমাৰ্ক *চহৰ
*ৰাজ্য *দেশ *পিনকোড
যোগাযোগৰ বিৱৰণ
দেশৰ কোড এছটিডি কোড ফোন নং. এক্সটেনচন
মোবাইল নং. (এছএমএছ সতৰ্কতা প্ৰাপ্ত কৰিবৰ বাবে)
ইমেইল আইডি
(ই-বিবৃতি আৰু ই-সতৰ্কতা) অনুগ্ৰহ কৰি আপোনাৰ সঠিক ইমেইল আইডি প্ৰদান কৰি পৰিৱেশ অনুকূল ই-বিবৃতিৰ বাবে বিকল্প গ্ৰহণ কৰাৰ কথা চিন্তা কৰক, ভৌতিক বিবৃতিৰ বাবে ভৱিষ্যতে নিকটৱৰ্তী আৰবিএল শাখা পৰিদৰ্শন কৰক।
ব্যৱসায়ৰ প্ৰধান স্থান (A. তলত পূৰণ কৰক যদিহে পঞ্জীয়নভুক্ত ঠিকনাতকৈ ভিন্ন হয় B. প্ৰমাণ বাধ্যতামূলক)
দোকান / কাৰ্যালয়ৰ নং. আৰু
বিভিৎৰ নাম / নং.
পথ / ৰাস্তাৰ নাম / নং
*লেণ্ডমাৰ্ক *চহৰ
*ৰাজ্য *দেশ *পিনকোড
পছন্দৰ মেইল কৰা ঠিকনা ☐ পঞ্জীয়নভুক্ত কাৰ্যালয় ঠিকনা ☐ ব্যৱসায়ৰ প্ৰধান স্থান

3. অনুমোদিত স্বাক্ষৰকাৰী/সকলৰ বিৱৰণ

অনুমোদিত স্বাক্ষৰকাৰী/সকলৰ নাম পদবী গ্ৰাহক আইডি নং. (যদি বিদ্যমান গ্ৰাহক হয়)
1.
2.

4. খুলিব লোৱা একাউন্ট(সমূহ)ৰ প্ৰকৃতি **5. পৰিচালনাৰ ধৰণ**

☐ চলিত একাউন্টৰ আঁচনিৰ নাম Scheme Name ☐ এএমবি/একিউবি/কিউটিপি টকা
*গড় মাহেকীয়া বেলেঞ্চ / গড় ত্ৰিমাসিক বেলেঞ্চ / ত্ৰিমাসিক গ্ৰুপুট - সঞ্চয় আৰু চলিত একাউন্টৰ বাবে
☐ মালিক ☐ যিকোনো ব্যক্তি (*কেৱল আদেশ সংযোজনৰ ক্ষেত্ৰত)

6. আপোনাৰ বেংকিং সহজ কৰি তুলিবলৈ আপোনাক কি প্ৰয়োজন হ'ব

এছএমএছ বেংকিং ☐ হয় ☐ নহয় **বৈকল্পিক এছএমএছ সতৰ্কতা** ☐ হয় ☐ নহয় **বৈকল্পিক ইমেইল সতৰ্কতা** ☐ হয় ☐ নহয়
অনুগ্ৰহ কৰি মন কৰিব বৈকল্পিক সতৰ্কবাণী কেৱল চলিত একাউন্টৰ বাবে 5000 টকাতকৈ অধিক ধনৰ বাবেহে প্ৰেৰণ কৰা হ'ব। বৈকল্পিক সতৰ্কবাণীৰ পৰা চাৰ্জ গ্ৰহণ কৰা হ'ব। সবিশেষ জানিবলৈ চাৰ্জৰ সূচী চাওক। অনুগ্ৰহ কৰি মন কৰিব যে লেনদেনৰ পৰিমাণ যিয়েই নহওক কিয়, আপুনি বিনামূলীয়াকৈ বাধ্যতামূলক সতৰ্কবাণী লাভ কৰি থাকিব।
যোগাযোগৰ বাবে পছন্দৰ ভাষা: ☐ ইংৰাজী ☐ হিন্দী ☐ মাৰাঠী ☐ অসমীয়া ☐ বাংলা ☐ গুজৰাটী ☐ কান্নাড়া ☐ মালয়ালম ☐ ওড়িয়া
☐ পঞ্জাবী ☐ তামিল ☐ তেলেগু ☐ অন্যান্য
চেক বুক ☐ হয় ☐ নহয়
ডেবিট কাৰ্ড ☐ হয় ☐ নহয় **কাৰ্ডৰ ভিন্নতা** ☐ এণ্টাৰপ্ৰাইজ ☐ ইনচিগনিয়া ☐ চিপ্লেচাৰ+ ☐ পিনাক'ল ☐ ফ্ৰেণ্ট ☐ অন্যান্য
☐ ড'ব-ষ্টেপ বেংকিং (*কেৱল সেৱাযোগ্য স্থানত প্ৰযোজ্য)

☐ প্রাৰম্ভিক ধনৰ পৰিমাণ টকা _____ শব্দত _____
☐ নগদ^ _____
☐ চেক নং @ _____ তাৰিখ [D][D][M][M][Y][Y][Y][Y] ড়' কৰা হৈছে _____ বেংক _____ শাখা _____
☐ মোৰ আৱিষ্কাৰ একাউন্ট নম্বৰ ডেবিট কৰক _____

‘একালুট খোলাৰ বাবে প্ৰাৰম্ভিক ধনৰ পৰিমাণ যদি নগদ হয়, তেনেহ’লে গ্ৰাহকে ব্যক্তিগতভাৱে শাখা পৰিদৰ্শন কৰিব লাগিব আৰু চৰকাৰী ৰচিদ প্ৰাপ্ত কৰিব লাগিব। (কেবুল চিএএছএৰ বাবে প্ৰযোজ্য) @ চেক একালুট পেয়ী হিচাপে ক্ৰেছ কৰিব লাগিব আৰু ‘আৰবিএল বেংক লিমিটেডক প্ৰদান কৰিব লাগিব। একালুট-এআবেদনকাৰীৰ নামঃ’

গ্রাহক আগুৰটেকিং (অনুগ্রহ কৰি যিকোনো এটা বিকল্প টিক কৰক)

- ☐ মই/আমি বেংকিং ব্যৱস্থাৰ কোনো বেংকৰ পৰা কোনো ধৰণৰ ঋণৰ সুবিধা গ্ৰহণ কৰা নাই। ভৱিষ্যতে, যদি মই/আমি অন্য কোনো বেংকৰ পৰা কোনো ধৰণৰ ঋণৰ সুবিধা লাভ কৰো, তেন্তে মই/আমি এনে ঋণ সুবিধা লাভ কৰাৰ 7 দিনৰ ভিতৰত টেবুল ক অননুসৰি সকলো সবিশেষৰ সৈতে আৰবিএল বেংকক অৱগত কৰিম।

☐ মই/আমি বেংকিং ব্যৱস্থাত 5 কোটি টকাতকৈ কম ঋণৰ সুবিধা লাভ কৰি আছো। বেংকিং ব্যৱস্থাৰ ভিতৰত উপলব্ধ ঋণৰ সুবিধা 5 কোটি টকা বা ততোধিক হ'লে মই/আমি আৰবিএল অৱগত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছো।

☐ মই/আমি ঘোষণা কৰোঁ যে মই/আমি _____ আৰবিআইৰ বিজ্ঞপ্তি 'অনুসৰি ব্যতিক্ৰম শ্ৰেণীৰ অন্তৰ্গত (ব্যতিক্ৰম তালিকাৰ বাবে টেবুল ষ্টাচাওক) যিটো হয়টো সময়ে সময়ে সংশোধন কৰা হয়।

☐ মই/আমি টেবুল কত উল্লেখ কৰা বিৱৰণ অনুসৰি অন্য বেংক/আৰবিএল বেংকৰ সৈতে ঋণৰ সুবিধা লাভ কৰিছো আৰু ইয়াত প্ৰদান কৰা বিৱৰণৰ সঠিকতা নিশ্চিত কৰিছো।

☐ আৰবিআইৰ বিজ্ঞপ্তিৰ উল্লেখ কৰি, মই/আমি বুজি পাইছো যে চিচি/অ'ডি ঋণগ্ৰহণকাৰীৰ য'ত বেংকিং ব্যৱস্থাত সামগ্ৰিকভাৱে এক্সপোজাৰ 5 কোটি টকাতকৈ অধিক হয়, ঋণগ্ৰহণকাৰীৰ কেৱল এটা বেংকতহে চলিত একাউন্ট খুলি পাবো যদিহে বেংকৰ ঋণৰ 10% তকৈ অধিক এক্সপোজাৰ থাকে (চিচি/অ'ডি ইয়াৰ এক অংশ হ'ব লাগে)। মই/আমি নিশ্চিত কৰোঁ যে মোৰ আন কোনো চলিত একাউন্ট নাই আৰু আৰবিএল বেংকৰ চলিত একাউন্টটো মোৰ একমাত্ৰ আৰু একচেটিয়া চলিত একাউন্ট হিচাপে ৰাখিম।

ক্রমিক নং.	বেংকৰ নাম	এক্সপোজাৰ প্ৰকাৰ (চিচি বা অ'ডি বা আন স্বণ প্ৰকাৰ)	এক্সপোজাৰ %	ধনৰ পৰিমাণ
1.				
2.				
3.				
4.				
5.				
সৰ্বমুঠ				

5 টাতকৈ অধিক বেংকৰ পৰা এক্সপোজাৰৰ বাবে ওপৰৰ ফৰমেটত পৃথক শীট যোগ কৰক। (এক্সপোজাৰৰ অৰ্থ হ'ল বেংকিং ব্যৱস্থাত অনুমোদিত পুঁজি ভিত্তিক আৰু অপুঁজি ভিত্তিক ঋণৰ সুবিধাৰ যোগফল)।

আববিএল বেংকত সামগ্রিক এক্সপোজাৰৰ 10% তকৈ কম থকা চিচি/অ'ডি একাউন্টৰ বাবে বা সংগ্ৰহ একাউন্টৰ বাবে

মই/আমি আৰবিএল বেংকক একাউন্টটো ডেবিট কৰিবলৈ আৰু এনইএফটি/আৰটিজিএছৰ জৰিয়তে নিৰ্দিষ্ট একাউন্ট নহ:

হিতাধিকারী একাউন্ট নাম (অন্য বেংকত): _____

বেংকৰ নাম: শাখাৰ নাম: আইএফএছচি কোড:

- ☐ মই এই ঘোষণা অনুসৰি প্ৰদান কৰা মোৰ একাউন্টত ষ্টেপিঙ নিৰ্দেশনা নিৰ্ধাৰণ কৰিব বিচাৰিছো

*এছআই আৰম্ভণিৰ তাৰিখ: একাউন্ট খোলা/কপান্তৰৰ তাৰিখ

D	D	M	M	Y	Y	Y	Y
---	---	---	---	---	---	---	---

 এছআই শেষ হোৱাৰ তাৰিখ: ডিচেম্বৰ ২০১৯. *অবিকল্পিত এছআই সঘনত পিছদিনা ৰাতিপুৱা হিচাপে নিৰ্ধাৰণ কৰা হ'ব।

মই/আমি আৰবিএল বেংকক, চিআৰআইএলচি, ক্রেডিট তথ্য কোম্পানীসমূহ (চিআইচি সমূহ) আৰু নেচ্যনেল ই-গৰ্ডানেল ছাৰ্ভিছেজ লিমিটেড (এনইএছএল)ৰ পৰা এক্সপোজাৰৰ সবিশেষ প্ৰমাণীকৰণ কৰিবলৈ অনুমতি প্ৰদান কৰিছো।

মই / আমি বেংকক অন্তত: অৰ্ধ-বাৰ্ষিক ভিত্তিত বা ঋণৰ এক্সপোজাৰৰ গঠনত পৰিৱৰ্তন হোৱাৰ লগে লগে, যিটো আগতে হয়, তেতিয়াই এক্সপোজাৰৰ বিৱৰণ প্ৰদান কৰিম।

মই / আমি জানো যে মই / আমি প্রয়োজনীয় সুবিধাৰ বাবে মুনৰ আবেদন কৰিব লাগিব, যেতিয়া অ'ডিচিচি / সংগ্রহ একাউন্ট নিয়মীয়া চলিত একাউন্ট / অ'ডিচিচি একাউন্টলৈ ৰূপান্তৰিত কৰা হয়।

মই / আমি নিশ্চিত কৰিছো যে তলত উল্লেখ কৰা একাউন্টসমূহৰ বাবে সুবিধাসমূহ বন্ধ কৰা হ'ব যিবোৰ ডেবিট ফ্রীজৰ সৈতে সংগ্ৰহ একাউন্ট (সমূহ) / অ'ডিচিটি (সমূহ) লৈ ৰূপান্তৰ কৰা হয়:

• নেট বেংকিং (ফুৰা আৰু চিআইবি) ত কৰা লেনদেনৰ প্ৰৱেশ নিশ্চিত কৰা হ'ব • সকলো কাৰ্ড স্থায়ীভাৱে বন্ধ কৰা হ'ব • জাৰি কৰা চেক (সমূহ) যদি আছে তেন্তে বন্ধ কৰা হ'ব • ইচিএছ, এছআই, অটো চুইপ-আউটৰ সুবিধা বন্ধ কৰা হ'ব • ইউপিআই, পিত'এছ আদিৰ দৰে ডিজিটেল লেনদেনৰ প্ৰৱেশ বন্ধ কৰা হ'ব

১. বিয়েল হুস্টেট প্রজেক্ট (আরইআরএ)র বাবে একাউন্ট
২. আরবিআইর অনুমতি অনুসরি নির্দিষ্ট কার্যকলাপের বাবে পেমেন্ট এগ্রিগেটর / প্রাক পরিশোধ ইনস্ট্রুমেন্ট জারি করা ব্যক্তিৰ ন'ডেল বা এছকো একাউন্ট
৩. ডেবিট কার্ড / এটিএম কার্ড / ক্রেডিট কার্ড জারি করা ব্যক্তি / অধিগ্রহণকারীৰ সৈতে জড়িত বাবদ ধন নিষ্পত্তিৰ বাবে একাউন্ট
৪. এফইএমএ, ১৯৭৭ র অধীনত অনুমোদিত একাউন্ট
৫. আইপিঅ' / এনএফঅ' / এফপিঅ' স্বেয়ার বাইবেরক / লাভ্যাংশ পরিশোধ / বাণিজ্যিক নথিপত্র জারি / ডিবেঞ্চার আবন্টন / গ্লোহাইটর উদ্দেশ্যে একাউন্ট
৬. কর, শুল্ক, বিধিগত বাবদ আদি পরিশোধের বাবে আৰু এই একেধিনি সংগ্রহ করিবলে অনুমোদিত বেংকসৈতে থোলা একাউন্ট, এনে খণ গ্রহণ করা সকলর বাবে যিসকলে এনে কর, শুল্ক, বিধিগত বাবদ ধন সংগ্রহ করিবলে অনুমোদিত নহয়
৭. এই নির্দিষ্ট প্রকল্পৰ নগদ ধন প্রবাহৰ গ্রহণ / নিৰীক্ষণৰ বাবে বেংকে থোলা এটা একাউন্ট, যার বাবে বেংকে পুঁজি প্রদান করিছে, যদিহে ঋণ গ্রহণকারীয়ে সেই প্রকল্পৰ বাবে কোনো চিচি / অ'ডি লাভ করা নাই
৮. মুদ্রার উৎসৰ বাবে হোরাইট লেবেল এটিএম অপারেটর আৰু তেওঁলোকৰ এজেণ্ট, জেম্ব-ইন-ট্রেনজিট (চিআসটি) কোম্পানী / কেম্ব বিপ্লেনিছমেন্ট এজেন্সী (চিআরএ)ৰ একাউন্ট
৯. আন্ত: বেংক একাউন্ট
১০. সর্বভারতীয় বীজীয় প্রতিষ্ঠানসমূহ(এআইএফআই)ৰ একাউন্ট, অর্থাৎ ইএক্সআইএম বেংক, এনএবিএআরডি, এনএইচবি আৰু এছআইডিবিআই
১১. কেন্দ্রীয় চবকার আৰু বাজ্য চবকারৰ নির্দিষ্ট নির্দেশনার অধীনত থোলা একাউন্ট
১২. কেন্দ্রীয় বা বাজ্য চবকার / নিয়ন্ত্রক সংস্থা / আদালত / তদন্তকারী সংস্থা আদিৰ আদেশের দ্বারা সংগ্ৰহ একাউন্ট, য'ত গ্রাহকে কোনো ধৰণৰ বিবেচনানীহ ডেবিট গ্রহণ করিব নোৱাৰে

অনুমোদিত ব্যক্তি / সকলৰ নাম

Signature/Thumb Impression of
Authorized Person & Rubber stamp

৭. *এফএটিচিএ / চিআৰএছ ঘোষণা

ব্যক্তিগত একাউন্টৰ বাবে এফএটিচিএ - চিআৰএছ ঘোষণা (একক মালিকৰ ক্ষেত্ৰত)

এফএটিচিএ আৰু চিআৰএছৰ অধীনৰ সবিশেষ (নিৰ্দেশনাসমূহ চাওক)

(অনুগ্রহ কৰি আপোনাৰ কৰ আৱাসৰ বিষয়ে অধিক নিৰ্দেশনাৰ বাবে আপোনাৰ পেছাদাৰী কৰ পৰামৰ্শদাতাৰ সৈতে পৰামৰ্শ কৰক)

1. একাউন্টধাৰীৰ নাম:	2. গ্ৰাহকৰ নাম:
3. পিতৃৰ নাম:	4. পতি বা পত্নীৰ নাম (বৈকল্পিক):
5. লিংগ:	6. পেন
7. আধাৰ নম্বৰ (যদি উপলব্ধ থাকে):	8. জন্মৰ তাৰিখ:
9. জন্মৰ চহৰ:	10. জন্মৰ দেশ:
11. জাতীয়তা:	12. বৃত্তিৰ প্ৰকাৰ:
13. কৰ বাসস্থানৰ ঠিকনা (চহৰ, ৰাজ্য, দেশ আৰু পিন কোডৰ অন্তৰ্ভুক্তিৰে)	
14. ঠিকনাৰ প্ৰকাৰ:	
15. চিনাক্তকৰণ নথিপত্ৰ আৰু নম্বৰ: (উদাহৰণ পাছপ'ৰ্ট, নিৰ্বাচন আইডি ইত্যাদি)	

অনুগ্রহ কৰি প্ৰযোজ্য কৰ বাসস্থান ঘোষণা টিক কৰক: (যিকোনো এটা)

- ☐ ব্যক্তিজন ভাৰতৰ কৰ বাসিন্দা হয় আৰু অন্য কোনো দেশৰ কৰ বাসিন্দা নহয় অথবা
- ☐ ব্যক্তিজন তলৰ তালিকাত উল্লেখ কৰা দেশ / সমূহৰ কৰ বাসিন্দা

অনুগ্রহ কৰি কৰ উদ্দেশ্যৰ বাবে সত্তা যিখন দেশৰ বাসিন্দা হয় আৰু সংশ্লিষ্ট আইডি নম্বৰ তলত উল্লেখ কৰক:

দেশ	কৰ চিনাক্তকৰণ নম্বৰ %	চিনাক্তকৰণৰ প্ৰকাৰ (টিআইএন বা অন্য %, অনুগ্রহ কৰি নিৰ্দিষ্ট কৰক)

#আমেৰিকাকো অন্তৰ্ভুক্ত কৰা হয়, য'ত ব্যক্তিজন আমেৰিকাৰ এজন নাগৰিক / গ্ৰীণ কাৰ্ডধাৰী হয়

% যদি কৰ চিনাক্তকৰণ নম্বৰ উপলব্ধ নহয়, তেন্তে কৃপা কৰি কাৰ্য্যকৰী সমতুল্য প্ৰদান কৰক\$

প্ৰমাণীকৰণ

মই / আমি এই প্ৰ-পত্ৰৰ প্ৰয়োজনীয়তা বুজি পাইছো (এফএটিচিএ / চিআৰএছ নিৰ্দেশনাৰ সৈতে পঢ়ক) আৰু ইয়াৰ দ্বাৰা নিশ্চিত কৰিছো যে মোৰ / আমাৰ দ্বাৰা প্ৰদান কৰা তথ্য সত্য, শুদ্ধ আৰু সম্পূৰ্ণ।
 মই / আমি এইটোও নিশ্চিত কৰোঁ যে মই / আমি তলত উল্লেখ কৰা এফএটিচিএ / চিআৰএছ চৰ্ত আৰু নিয়মসমূহ পঢ়িছো আৰু বুজি পাইছো আৰু ইয়াৰ দ্বাৰা এই একেখিনি গ্ৰহণ কৰিছো।

নাম:

তাৰিখ:

স্থান:

স্বাক্ষৰ

এফএটিচিএ আৰু চিআৰএছৰ অধীনত বিৱৰণ (নিৰ্দেশনা চাওক)

কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব'ৰ্ডে আয়কৰ নিয়ম, 1962 ৰ অংশ হিচাপে নিয়ম 114এফ ৰপৰা 114 এইচলৈকে অধিসূচনা জাৰি কৰিছে, যি নিয়ম অনুসৰি বেংকৰ দৰে বিত্তীয় প্ৰতিষ্ঠানসমূহে আমাৰ সকলো একাউন্টধাৰীৰ অতিৰিক্ত ব্যক্তিগত, কৰ আৰু লাভাৱান মালিকৰ তথ্য আৰু কিছুমান প্ৰমাণপত্ৰ নথিপত্ৰ বিচাৰিব লাগিব। প্ৰাসংগিক ক্ষেত্ৰত, কৰ কতৃপক্ষ / নিযুক্ত সংস্থাক তথ্য অৱগত কৰিব লাগিব। অনুসৰণৰ দিশত, আমি একাউন্টৰ পৰা উপযুক্তভাৱে ধৰি ৰখা বা ইয়াৰ সৈতে জড়িত যিকোনো উপাৰ্জন নিশ্চিত কৰাৰ উদ্দেশ্যে যিকোনো প্ৰতিষ্ঠান যেনে ধৰি ৰখা এজেন্সীক তথ্য প্ৰদান কৰিবলগীয়া হ'ব পাৰে।

যদি আপুনি প্ৰদান কৰা কোনো তথ্যত কোনো ধৰণৰ পৰিৱৰ্তন হয়, তেন্তে অনুগ্রহ কৰি নিশ্চিত কৰক যে আপুনি আমাক তৎকালীনভাৱে, অৰ্থাৎ 30 দিনৰ ভিতৰত পৰামৰ্শ প্ৰদান কৰিব।

এফএটিচিএ - চিআৰএছ নিৰ্দেশনাসমূহ:

যদি আপোনাৰ কৰ আৱাস সম্পৰ্কে কোনো প্ৰশ্ন আছে, তেন্তে অনুগ্রহ কৰি আপোনাৰ কৰ উপদেষ্টাৰ সৈতে যোগাযোগ কৰক। যদি আপুনি আমেৰিকাৰ নাগৰিক বা বাসিন্দা বা গ্ৰীণ কাৰ্ডধাৰী হয়, তেন্তে অনুগ্রহ কৰি আপোনাৰ আমেৰিকাৰ কৰ পৰিচয় নম্বৰৰ সৈতে বিদেশী দেশৰ তথ্য ক্ষেত্ৰত আমেৰিকা অন্তৰ্ভুক্ত কৰক।

\$আপুনি কৰ বাসিন্দা হোৱা দেশখনে যদি এনে চিনাক্তকৰ্তা প্ৰদান কৰে, তেন্তে টিআইএন বা কাৰ্য্যকৰী সমতুল্য যোগান ধৰাটো বাধ্যতামূলক। যদি এতিয়াও কোনো টিআইএন উপলব্ধ হোৱা নাই বা এতিয়াও জাৰি কৰা হোৱা নাই, তেন্তে অনুগ্রহ কৰি এটা ব্যাখ্যা দিব আৰু ইয়াক প্ৰ-পত্ৰৰ সৈতে সংলগ্ন কৰক।

যদি গ্ৰাহকৰ বিদেশী দেশৰ সৈতে জড়িত তলত উল্লেখ কৰা ইংগিতসমূহ আছে আৰু তথাপিও নিজকে নিজ দেশৰ কৰ-বিহীন বাসিন্দা বুলি ঘোষণা কৰে, তেন্তে গ্ৰাহকে তলত উল্লেখ কৰা ধৰণে প্ৰাসংগিক নিৰাময় নথি-পত্ৰ প্ৰদান কৰিব লাগিব:

এফএটিচিএ / চিআৰএছ সূচক পৰ্যবেক্ষণ কৰা হৈছে (টিক কৰা হৈছে)	এফএটিচিএ / চিআৰএছ সূচকৰ নিৰাময়ৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ
আমেৰিকাত জন্মৰ স্থান	1. একাউন্টধাৰী জন আমেৰিকাৰ নাগৰিক বা কৰ উদ্দেশ্যে বাসিন্দা নহয় বুলি আত্মপ্ৰমাণীকৰণ 2. নন-আমেৰিকান পাছপ'ৰ্ট বা জাতীয়তা বা নাগৰিকত্বৰ প্ৰমাণ দিয়া নন-আমেৰিকান চৰকাৰে জাৰি কৰা নথি-পত্ৰ (তলৰ নথিপত্ৰ চাওক); আৰু 3. তলত উল্লেখ কৰা নথিপত্ৰৰ যিকোনো এটা: A. “জাতীয়তা হেৰুউৱাৰ প্ৰমাণপত্ৰৰ কপি বা B. আমেৰিকাৰ নাগৰিকত্ব ত্যাগ কৰাৰ পিছতো গ্ৰাহকৰ হাতত এনে প্ৰমাণপত্ৰ কিয় নাই সন্ধ্যাৰ যুক্তিসংগত ব্যাখ্যা ৭ অথবা গ্ৰাহকে জন্মৰ সময়ত আমেৰিকাৰ নাগৰিকত্ব লাভ নকৰাৰ কাৰণ।
ভাৰতৰ বাহিৰে অন্য এখন দেশৰ বাসস্থান / মেইলিং ঠিকনা	1. একাউন্টধাৰী জন আমেৰিকাৰ নাগৰিক বা ভাৰতৰ বাহিৰে অন্য কোনো দেশৰ কৰ বাসিন্দা নহয় বুলি আত্মপ্ৰমাণীকৰণ; আৰু 2. নথিপত্ৰৰ প্ৰমাণ (তলৰ তালিকা চাওক)
ভাৰতৰ বাহিৰে অন্য এখন দেশৰ টেলিফোন নম্বৰ	যদি কোনো ভাৰতীয় টেলিফোন নম্বৰ প্ৰদান কৰা হোৱা নাই 1. একাউন্টধাৰী জন আমেৰিকাৰ নাগৰিক বা ভাৰতৰ বাহিৰে অন্য কোনো দেশৰ কৰ বাসিন্দা নহয় বুলি আত্মপ্ৰমাণীকৰণ; আৰু 2. নথিপত্ৰৰ প্ৰমাণ (তলৰ তালিকা চাওক) যদি এক বিদেশী দেশৰ টেলিফোন নম্বৰৰ সৈতে ভাৰতীয় টেলিফোন নম্বৰ প্ৰদান কৰা হৈছে 1. একাউন্টধাৰী জন আমেৰিকাৰ নাগৰিক বা কৰৰ উদ্দেশ্যে ভাৰতৰ বাহিৰে অন্য কোনো দেশৰ কৰ বাসিন্দা নহয় বুলি আত্মপ্ৰমাণীকৰণ; আৰু 2. নথিপত্ৰৰ প্ৰমাণ (তলৰ তালিকা চাওক)
ভাৰতৰ বাহিৰে অন্য এখন দেশত ৰক্ষণাবেক্ষণ কৰা একাউন্টলৈ ধন স্থানান্তৰ কৰাৰ স্থায়ী নিৰ্দেশনা (ডিপোজিটৰী একাউন্টৰ বাহিৰে)	1. একাউন্টধাৰী জন আমেৰিকাৰ নাগৰিক বা ভাৰতৰ বাহিৰে অন্য কোনো দেশৰ কৰ বাসিন্দা নহয় বুলি আত্মপ্ৰমাণীকৰণ; আৰু 2. নথিপত্ৰৰ প্ৰমাণ (তলৰ তালিকা চাওক)

কৰ উদ্দেশ্যৰ বাবে বাসগৃহ (সমূহ) স্থাপন কৰিবলৈ প্ৰয়োজনীয় গ্ৰহণযোগ্য নথিপত্ৰ প্ৰমাণৰ তালিকা:

- অনুমোদিত চৰকাৰী সংস্থাৰ দ্বাৰা প্ৰদান কৰা বাসস্থানৰ প্ৰমাণ পত্ৰ*
- অনুমোদিত চৰকাৰী সংস্থাৰ দ্বাৰা প্ৰদান কৰা বৈধ পৰিচয় পত্ৰ* (যেনে পাছপ'ৰ্ট, ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ আদি)

*চৰকাৰ বা ইয়াৰ সংস্থা বা যিখন দেশ বা ভূখণ্ডৰ পৌৰসভাত পেৰীয়ে বাসিন্দা বুলি দাবী কৰে।

10. *ঘোষণা

মই / আমি ভাৰতৰ বাসিন্দা। মই / আমি ঘোষণা কৰোঁ যে মোৰ / আমাৰ দ্বাৰা প্ৰদান কৰা তথ্য সত্য আৰু শুদ্ধ। যদিহে তথ্য মিছা, অসত্য, ভুলকৈ উপস্থাপন কৰা আৰু বিস্তাৰিতকৈ বুলি ধৰা পৰে, তেন্তে মই সচেতন যে ইয়াৰ বাবে মই দায়ী হ'ব পাৰো। মই / আমি, তলত স্বাক্ষৰকাৰীসকলে বেংকৰ ৱেবছাইট www.rblbank.com (অন্য > চৰ্ত আৰু নিয়ম) ত প্ৰকাশিত চৰ্ত আৰু নিয়ম পঢ়িছো আৰু সকলো বিধান মানি চলিবলৈ আৰু বান্ধ খাই থাকিবলৈ সন্মত হৈছো, যিয়ে মোৰ / আমাৰ সকলো একাউন্ট খোলা ক্ষেত্ৰত, বৰ্তমান আৰু ভৱিষ্যতে আৰবিএলৰ সৈতে বেংক আৰু এটিএম / ডেবিট কাৰ্ড / মোবাইল বেংকিং / ইণ্টাৰনেট বেংকিং / ফোনকে ধৰি বিভিন্ন সেৱাৰ সৈতে জড়িত কিন্তু ইয়াৰ মাজতে সীমাবদ্ধ নোহোৱা বেংকিং / বিল পৰিশোধৰ সুবিধা আদি নিয়ন্ত্ৰণ কৰে। মই / আমি বুজি পাওঁ যে বেংকে নিজৰ একমাত্ৰ বিবেচনা অনুসৰি মোক / আমাক কোনো জাননী নিদিয়াকৈ যিকোনো সেৱা সম্পূৰ্ণভাৱে বা আংশিকভাৱে বন্ধ কৰিব পাৰে। মই এই কথাত সন্মত যে বেংকে সময়ে সময়ে প্ৰয়োজ্য অনুসৰি সেৱা চাৰ্জৰ বাবে মোৰ একাউন্ট ডেবিট কৰিব পাৰে। মই / আমি এই কথাত সন্মত যে যদি মোৰ / আমাৰ অনুরোধত পৰিপক্কতাৰ পূৰ্বে ধন উলিওৱাৰ অনুমতি প্ৰদান কৰা হয়, তেন্তে ভাৰতীয় বেংক / ভাৰতীয় বিজাৰ্ড বেংককে সময়ে সময়ে নিৰ্ধাৰণ কৰা প্ৰচলিত নিয়ম অনুসৰি জমা ধনৰ সূত পৰিশোধৰ অনুমতি প্ৰদান কৰা হ'ব পাৰে। মই / আমি বেংক বা ইয়াৰ এজেণ্টসকলক প্ৰয়োজন অনুসৰি ৰেফাৰেন্স / অনুসন্ধান কৰিবলৈ আৰু প্ৰয়োজনীয় বা উপযুক্ত বুলি বিবেচিত হোৱা ক্ৰেডিট ব্যৱস্থা / বিধিগত সংস্থা / অন্য এজেন্সীৰ সৈতে যিকোনো / সকলো তথ্য বিনিময় / ভাগ-বতৰা / অংশগ্ৰহণ কৰিবলৈ কতৃত্ব প্ৰদান কৰিছো।

মই / আমি, ইয়াৰ দ্বাৰা স্বীকাৰ কৰিছো আৰু দৃঢ়তাৰে কওঁ যে মই / আমি কোনো তৃতীয় পক্ষ / গ্ৰাহকৰ সৈতে কোনো ধৰণৰ অপ্ৰকাশিত চুক্তিৰ দ্বাৰা বান্ধ খাই থকা নাই, যিয়ে মোক / আমাক আৰবিএল বেংকক কোনো লেনদেন আৰু গ্ৰাহকৰ সবিশেষ প্ৰকাশ কৰাত বাধা দিয়ে আৰু ইয়াৰোপৰিও, প্ৰয়োজ্য আইনী আৰু নিয়ন্ত্ৰণমূলক প্ৰয়োজনীয়তা অনুসৰি আৰবিএল বেংকে প্ৰয়োজনীয় গ্ৰাহকৰ যিকোনো প্ৰয়োজনীয় তথ্য প্ৰদান কৰিবলৈ সন্মত হৈছে।

মই / আমি ইয়াৰ দ্বাৰা নিশ্চিত কৰোঁ যে আৰবিএল বেংকত একাউন্ট খোলাৰ বাবে মোৰ / আমাৰ দ্বাৰা প্ৰদান কৰা মোবাইল নম্বৰ আৰু ই-মেইল আইডি ইতিমধ্যে আৰবিএল বেংকত থকা আন কোনো একাউন্টত পঞ্জীয়ন কৰা হোৱা নাই। যদি এনে কোনো একাউন্ট থকা দেখা পোৱা যায়, তেন্তে নতুন একাউন্টটো খোলা নহ'বও পাৰে বা একাউন্টটো ফীজ হোৱা বুলি চিহ্নিত হ'ব।

একাউন্ট ভিত্তিক সম্পৰ্ক স্থাপনৰ সময়ত আৰু তাৰ পিছত মোৰ / আমাৰ দ্বাৰা দাখিল কৰা কেৱাইচি নথিপত্ৰ / তথ্যত কোনো ধৰণৰ আপডেট হোৱাৰ ক্ষেত্ৰত, প্ৰয়োজন অনুসৰি মই / আমি এনে নথিপত্ৰসমূহ আপডেট হোৱাৰ ত্ৰিশ (30) দিনৰ ভিতৰত বেংকত দাখিল কৰিম।

ডেবিট কাৰ্ডৰ বাবে: মই / আমি, ইয়াৰ দ্বাৰা বেংকক মোক / আমাক জাননী অবিহনে, বেংকৰ পৰা লাভ কৰা একাউন্ট সম্পৰ্কীয় সেৱা আৰু পণ্যৰ সন্দৰ্ভত নিষ্পাদন কৰা আবেদন প্ৰ-পত্ৰ (সমূহ) / স্বাক্ষৰিত নথিপত্ৰত প্ৰদান কৰা তথ্য, কেৱাইচি তথ্যৰ বাবে বেংকৰ শাখা / সহযোগী কোম্পানী / সংযুক্ত প্ৰতিষ্ঠান, সেৱা প্ৰদানকাৰী, অন্য বেংক / বিভীয়া প্ৰতিষ্ঠান, চৰকাৰী বা নিয়ন্ত্ৰণ কৰ্তৃপক্ষ বা তৃতীয় পক্ষলৈ সত্যাপন, বা বেংকে উপযুক্ত বুলি ভবা অন্য আনুষঙ্গিক উদ্দেশ্যৰ বাবে প্ৰকাশ কৰিবলৈ অনুমোদন আৰু সন্মতি দিওঁ। মই / আমি ইয়াৰ দ্বাৰা চুক্তিৰ গোপনীয়তা আৰু গোপনীয়তাৰ বিশেষাধিকাৰ স্পষ্টভাৱে ভাগ কৰিছো।

মই / আমি ইয়াৰ দ্বাৰা চিক্ৰেইটি পঞ্জীয়নত প্ৰয়োজনীয় তথ্য আপলোড কৰিবলৈ সন্মতি দিছো। মই ইয়াৰ দ্বাৰা মোৰ পৰিচয় আৰু ঠিকনা পৰীক্ষণৰ উদ্দেশ্যে চিক্ৰেইটি পঞ্জীয়নৰ পৰা মোৰ ৰেকৰ্ডসমূহ ডাউনলোড আৰু সংৰক্ষণ কৰিবলৈ মোৰ সন্মতি প্ৰদান কৰিছো। মই বুজিছো পাওঁ যে মোৰ কেৱাইচি ৰেকৰ্ডত মোৰ কেৱাইচি ৰেকৰ্ড / ব্যক্তিগত তথ্য যেনে মোৰ নাম, ঠিকনা, জন্ম তাৰিখ, পেন নম্বৰ ইত্যাদি অন্তৰ্ভুক্ত কৰা হয়।

a. আৰবিএল বেংকে আপোনালৈ আৰবিএল বেংকৰ দ্বাৰা প্ৰদান কৰা পণ্য, সেৱা বা প্ৰচাৰমূলক অফাৰৰ বিষয়ে অৱগত কৰিবলৈ আৰবিএল বেংকে নিজাববীয়াকৈ আৰু সহযোগিতাবে বা অংশীদাৰ / তৃতীয় পক্ষৰ সৈতে টাই-আপৰ মাধ্যমেৰে বিপণন তথ্য প্ৰেৰণ কৰিবলৈ / যোগাযোগ কৰিবলৈ সময়ে সময়ে আবেদন প্ৰ-পত্ৰত আপোনাৰ ব্যক্তিগত তথ্য ব্যৱহাৰ কৰিব বিচাৰে। আপোনাৰ পছন্দ উল্লেখ কৰি আপুনি আৰবিএল বেংকক এছএমএছ, ফোন কল আৰু ই-মেইলৰ জৰিয়তে আপোনাৰ সৈতে যোগাযোগ কৰিবলৈ অনুমতি প্ৰদান কৰে বা অস্বীকাৰ কৰে:

☐ হয়, বেংকে মোক যোগাযোগ কৰিব পাৰে ☐ নহয়, বেংকে মোক যোগাযোগ কৰিব নোৱাৰে

b. মই/আমি বেংকক মোৰ/আমাৰ পৰা অধিক নিৰ্দিষ্ট সন্মতি বা অনুমোদন অবিহনে, মোৰ/আমাৰ সৈতে জড়িত তথ্য/ডেটা/সেৱা প্ৰদানকাৰী/সহায়ক কোম্পানী/আৰবিএল বেংকৰ সংযুক্ত/যৌথ উদ্যোগ/ যিকোনো ব্যক্তি য'ৰ সৈতে বেংকে প্ৰৱেশ কৰিছে/প্ৰস্তাৱ দিছে, বেংকে আগবঢ়োৱা যিকোনো সমগ্ৰী/সেৱা বিপণন/অফাৰ/বিক্ৰীৰ উদ্দেশ্যে 'সেৱা/পণ্য' গ্ৰুপ কোম্পানী/সহযোগীসকলক ভাগ-বতৰা কৰা, প্ৰাশ কৰা, বিনিময় বা ব্যৱহাৰ কৰিবলৈ যিকোনো ধৰণে কতৃত্ব প্ৰদান কৰিছো।

☐ হয় ☐ নহয়, মই কোৱা তথ্য/ডেটা শ্বেয়াৰ, প্ৰকাশ, বিনিময় বা ব্যৱহাৰ কৰিবলৈ সন্মতি প্ৰদান নকৰো।

☐ মোৰ গ্ৰাহক আইডিৰ অধীনত আপলোড কৰা মোৰ কেৱাইচিৰ বিৱৰণত কোনো পৰিৱৰ্তন নহয় (টিক কৰক যদি প্ৰয়োজ্য হয় **চল্ল** নতুন চিআইএফ জমা দিয়ক)।

☐ ফাৰ্মৰ কেৱাইচি তথ্যসমূহৰ বৰ্তমানৰ অৱস্থাৰ কোনো পৰিৱৰ্তন হোৱা নাই।

'বিদেশী অৱদান (নিয়ন্ত্ৰণ) আইন, 2010 আৰু বিদেশী অৱদান (নিয়ন্ত্ৰণ) নিয়ম, 2011' ৰ অধীনত ঘোষণা

☐ মই / আমি নিশ্চিত কৰোঁ যে নিয়মীয়া কাৰ্য্যকলাপৰ অংশ হিচাপে মই / আমি বিদেশৰ পৰা কোনো বিদেশী বৰঙণি লাভ নকৰো আৰু ভৱিষ্যতে যদি আমি এনে কোনো অৱদান লাভ কৰো তেন্তে আমি পৰ্যাপ্ত জাননীৰ দ্বাৰা বেংকক আগতীয়াকৈ জনাই দিম বা

☐ মই / আমি নিশ্চিত কৰোঁ যে নিয়মীয়া কাৰ্য্যকলাপৰ অংশ হিচাপে মই / আমি বিদেশৰ পৰা বিদেশী অৱদান লাভ কৰো। এনে এফচিআৰএ ক্ৰেডিটৰ বাবে বিশেষভাৱে খেঁশলা ☐ বেংকৰ সৈতে এফচিআৰএ একাউন্টত বিদেশী বৰঙণি জমা কৰাৰ বাবে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা পৃথক অনুমোদন বিচৰা হৈছে আৰু মই / আমি এই বিষয়ে আৰবিএল বেংকৰ একাউন্টত নিশ্চিত কৰিছো।

11. *স্বাক্ষৰ

(অনুগ্ৰহ কৰি এই প্ৰ-পত্ৰখন স্বাক্ষৰ নকৰিব, যদি এইখন খালী হৈ থাকে। অনুগ্ৰহ কৰি সকলো প্ৰাসংগিক অংশ আৰু শুদ্ধ আপোনাৰ সন্মতি অনুসৰি সম্পূৰ্ণৰূপে পূৰণ কৰাটো নিশ্চিত কৰক আৰু তাৰ পিছতহে প্ৰ-পত্ৰত স্বাক্ষৰ কৰক)

Signature/Thumb Impression of depositor & Rubber stamp

Signature/Thumb Impression of Mandate holder & Rubber stamp

নাম: _____ তাৰিখ:

নাম: _____ তাৰিখ:

12. *মনোনয়ন পত্ৰ ডিএ 1: (মালিক, একক মালিকানাধীন প্ৰতিষ্ঠানত মনোনীত হ'ব নোৱাৰে)

☐ মই / আমি ওপৰৰ একাউন্টৰ বাবে এক মনোনয়ন দিব বিচাৰো (কেৱল এজন ব্যক্তিগত মনোনীত ব্যক্তিৰ অনুমতি আছে)

☐ মোৰ / আমাৰ মনোনয়ন সুবিধাৰ প্ৰয়োজন নাই। মই / আমি মোৰ দ্বাৰা প্ৰদান নকৰা মনোনয়নৰ লগত জড়িত বিপদ আৰু পৰিণতি বুজি পাওঁ আৰু স্বীকাৰ কৰোঁ।

বিবৃত্ত মনোনয়নৰ সবিশেষ প্ৰদৰ্শিত হ'ব: ☐ হয় ☐ নহয়

মই (নাম) _____ (ঠিকনা) _____ তলত উল্লেখ কৰা ব্যক্তিজনক মনোনীত কৰিছো

যাক মোৰ মৃত্যুৰ ক্ষেত্ৰত ওপৰৰ একাউন্টত জমা ধনৰ পৰিমাণ আৰবিএল বেংকে ঘূৰাই দিব পাৰে।

মনোনীত ব্যক্তিৰ নাম _____ মনোনীত ব্যক্তিৰ ঠিকনা _____

জমাৰ্থৰ সৈতে সম্পৰ্ক (যদি থাকে) _____

*মনোনীত ব্যক্তিৰ জন্মৰ তাৰিখ মোবাইল নম্বৰ ইমেইল আইডি _____

**যিহেতু এই তাৰিখত মনোনীত ব্যক্তি নাৰালক, সেয়েহে মনোনীত ব্যক্তি নাৰালক হৈ থকা অৱস্থাত মোৰ মৃত্যু হ'লে মনোনীত ব্যক্তিৰ হৈ একাউন্টত জমা ধনৰ পৰিমাণ লাভ কৰিবলৈ মই _____ ক নিযুক্তি দিওঁ।

নিযুক্তিপ্ৰাপ্ত ব্যক্তিৰ জন্ম তাৰিখ

নাৰালকৰ সৈতে সন্ধক: _____ ঠিকনা: প্ৰাথমিক আবেদনকাৰীৰ সৈতে একে ☐

ঠিকনা, যদি প্ৰাথমিক আবেদনকাৰীৰ পৰা ভিন্ন হয়: _____

Signature/Thumb Impression of depositor & Rubber stamp

12. *মনোনয়ন পত্ৰ ডিএ 1: (মালিক, একক মালিকানাধীন প্ৰতিষ্ঠানত মনোনীত হ'ব নোৱাৰে) (অবিহত.....)

***সাক্ষীৰ বিৱৰণ	
নাম	নাম
স্বাক্ষৰ***	স্বাক্ষৰ***
ঠিকনা	ঠিকনা
তাৰিখ	তাৰিখ

***জন্মকৰীয়ে স্বাক্ষৰ নকৰি বুঢ়া আঙুলিৰ ছাপ দিলেহে সাক্ষী (সকল)ৰ প্ৰয়োজন হয়। (সাক্ষী হ'ব পাৰে i. দুয়োজন বেংকৰ বিষয়া, ii. দুয়োজন তৃতীয় পক্ষৰ বা iii. জন তৃতীয় পক্ষৰ আৰু 1 জন বেংক বিষয়া।

***যদি মনোনীত ব্যক্তি নাৰালক হয়, তেন্তে নাৰালকৰ হৈ কাম কৰাৰ আইনগতভাৱে অধিকাৰী ব্যক্তিৰ স্বাক্ষৰ থাকিব লাগিব।

13. *একক মালিকানাধীন ঘোষণা

মই ইয়াৰ দ্বাৰা দৃঢ়তাৰে কওঁ যে মই _____ ৰ নাম আৰু শৈলীৰ অধীনত ব্যৱসায়টোৰ একমাত্ৰ মালিক আৰু সেইবাবে ইয়াৰ দায়িত্বৰ বাবে একমাত্ৰ দায়বদ্ধ। মই আৰু নিশ্চিত কৰোঁ যে মোৰ নিজৰ নামত চলোৱা সকলো ব্যৱসায়ৰ বাবে মই ব্যক্তিগত আৰু সম্পূৰ্ণৰূপে দায়বদ্ধ হয় আৰু হৈ থাকিম।

মই আপোনাক আৰবিএল বেংকৰ _____ শাখাত উক্ত মালিকানাধীন সংস্থাৰ বাবে এক কাৰেণ্ট একাউন্ট খুলিবৰ বাবে অনুৰোধ জনাইছো।

মই নিজকে উক্ত একাউন্টত উলিওৱা সকলো চেক আৰু অন্যান্যৰ বাবে দায়ী ঘোষণা কৰোঁ আৰু ব্যৱসায়িক একাউন্ট পৰিচালনাৰ বাবে বেংকৰ নিয়মসমূহ মানি চলিবলৈ আৰু বান্ধ খাই থাকিবলৈ সন্মত হওঁ আৰু আৰবিএল বেংকক অনুৰোধ আৰু সকলো চেক আৰু অৰ্ডাৰক সন্মান কৰিবলৈ কৃত্ত্ব প্ৰদান কৰোঁ যিবোৰ ড্ৰ কৰা বা বিল গ্ৰহণ কৰা বা নোট কৰা বা বেংকে মালিকানাধীন কোম্পানীক দিবলগীয়া ধনৰ ৰচিদ হ'ব পাৰে আৰু যিবোৰ উক্ত মালিকানাধীন সংস্থাৰ হৈ যথায় থাভাৰে স্বাক্ষৰ কৰা হ'ব, বেংকৰ সৈতে একক মালিকানাধীন একাউন্টৰ দ্বাৰা চেনেলৰ জৰিয়তে আৰু সকলো চেক, নিশ্চয়তা বা অন্যান্য অৰ্ডাৰৰ বাবে একাউন্টৰ পৰিচালনাৰ ক্ষেত্ৰত নিৰ্দেশ দিয়াৰ দৰে পদ্ধতি, যিবোৰ আপোনাৰ মালিকানাধীন ধনৰ বাবে উলিওৱা হ'ব পাৰে বা বিল গ্ৰহণ কৰা হ'ব পাৰে বা লক্ষ্য কৰা আলোচনাযোগ্য যন্ত্ৰসমূহ একক মালিকীস্বত্বৰ হৈ ৰছিদ পাছ কৰা হয় আৰু এনে চেক, নিশ্চয়তা, আপোনাৰ সৈতে একক মালিকানাধীন একাউন্ট (সমূহ)লৈ অৰ্ডাৰ, বিল নোট বা আলোচনাযোগ্য যন্ত্ৰসমূহ আপাতত: ক্ৰেডিট বা অতিৰিক্তভাৱে উলিওৱা বা বেংকৰ কোনো অভাৱড্ৰাফ্ট বা কোনো বৃদ্ধিৰ অনুমতি প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাৰ অধিকাৰ ক্ষতি নকৰাকৈ এনে ডেবিট অতিৰিক্তভাৱে উলিওৱা হ'ব পাৰে আৰু এনে যিকোনো অভাৱড্ৰাফ্ট আৰু সুতৰ পৰিশোধৰ বাবে মই দায়বদ্ধ হ'ম।

উক্ত মালিকানাধীন সংস্থাৰ সংবিধানত হ'ব পৰা যিকোনো পৰিৱৰ্তনৰ বিষয়ে মই বেংকক লিখিতভাৱে পৰামৰ্শ প্ৰদান কৰিম আৰু বেংকৰ বহীত উক্ত মালিকানাধীন সংস্থাৰ নামত বাকী থকা যিকোনো বাধ্যবাধকতাৰ বিষয়ে আৰু এনে বাধ্যবাধকতাসমূহ লিকুইডিটে নোহোৱা পৰ্যন্ত মই বেংকৰ ওচৰত দায়বদ্ধ হ'ম।

মই এনে একাউন্ট আৰু ইয়াৰ সৈতে জড়িত সেৱাসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য চৰ্ত আৰু নিয়মসমূহ পঢ়িছো আৰু সদায় সময়ে সময়ে সংশোধনী হেৱা এইবোৰ মানি চলিম।

Signature/Thumb Impression of the Sole Proprietor with stamp

14. *কেৱল বেংকৰ ব্যৱহাৰৰ বাবে

*কেৱাইচি বিৱৰণ	*নথিপত্ৰৰ নাম	*নথিপত্ৰ আইডি নং.	*জাৰি কৰা স্থান	*জাৰি কৰা তাৰিখ	মেয়াদ উকলি যোৱাৰ তাৰিখ	*জাৰি কৰা কতৃপক্ষ
*পছন্দৰ মেইল কৰা ঠিকনাৰ প্ৰমাণ				D D M M Y Y Y Y Y Y	D D M M Y Y Y Y Y Y	
পঞ্জীয়নভুক্ত ঠিকনাৰ প্ৰমাণ				D D M M Y Y Y Y Y Y	D D M M Y Y Y Y Y Y	
ব্যৱসায় কৰা মুখ্য স্থানৰ প্ৰমাণ				D D M M Y Y Y Y Y Y	D D M M Y Y Y Y Y Y	
*কেৱাইচি বিৱৰণ	*নথিপত্ৰৰ নাম	*নথিপত্ৰ আইডি নং.	*জাৰি কৰা স্থান	*জাৰি কৰা তাৰিখ	মেয়াদ উকলি যোৱাৰ তাৰিখ	*জাৰি কৰা কতৃপক্ষ
*পৰিচয়ৰ প্ৰমাণ 1				D D M M Y Y Y Y Y Y	D D M M Y Y Y Y Y Y	
*পৰিচয়ৰ প্ৰমাণ 2				D D M M Y Y Y Y Y Y	D D M M Y Y Y Y Y Y	

15. *স্বীকৃতি

আবেদন পত্ৰ গ্ৰাণ্ড কৰা হৈছে ☐ চলিত একাউন্ট ৰেফাৰেন্স নং.

প্ৰাৰম্ভিক পৰিশোধৰ সৰ্বিশেষ

প্ৰাৰম্ভিক ধনৰ পৰিকাপ টকা _____ আখৰেৰে _____

☐ নগদ _____

☐ চেক নং. _____ তাৰিখ D D M M Y Y Y Y Y Y ড্ৰ কৰা হৈছে _____ বেংক _____ শাখা _____

☐ মোৰ আৰবিএল একাউন্টত ডেবিট কৰক _____ শাখা কোড _____ টোকা: ডিডি / পিঅ' / চেক ক্লিয়াৰেন্স সাপেক্ষে

যথাযথভাৱে সম্পূৰ্ণ কৰা মনোনয়ন প্ৰ-পত্ৰ ডিএ 1 ☐ হয় ☐ নহয়

বেংক বিষয়াৰ নাম (পৰীক্ষা কৰিছে) _____

যিকোনো যোগাযোগৰ বাবে অনুগ্ৰহ কৰি আপোনাৰ ৰেফাৰেন্স নং উল্লেখ কৰিব

Signature of Bank Official & stamp

কৰ্মচাৰী আইডি _____

তাৰিখ D D M M Y Y Y Y Y Y

ফোন বেংকিংৰ নিষ্ঠাবান দল বিষয়া উপলব্ধ 24x7 - আমাক ফোন কৰক: +91 22 6115 630 নম্বৰত	আমাক মেইল কৰক: আৱাসী / অধ্যুক্তি গ্ৰাহকৰ বাবে: customercare@rblbank.com অনাৱাসী গ্ৰাহকৰ বাবে: nribanking@rblbank.com	ৱেবছাইট: www.rblbank.com
--	--	-----------------------------

এছএমএছ বেংকিং: সকলো বেংকিং সমস্যাৰ বাবে টাইপ কৰক HELP আৰু 9223366333 লৈ প্ৰেৰণ কৰক	মোবেংক আৰবিএল মোবেংক - মোবাইল বেংকিং এপৰ শেহতীয়া সংস্কৰণ ডাউনলোড কৰিবলৈ ইয়াত স্কেন কৰক	ইণ্টাৰনেট বেংকিংত লগিন: www.rblbank.com আৰু আপোনাৰ একাউন্টৰ সহজ প্ৰৱেশৰ আনন্দ উপভোগ কৰক	ডেবিট কাৰ্ড: বৈশিষ্ট আৰু সুবিধাত উত্তম আপোনাৰ বাবে যিটো সৰ্বোত্তম সেইটো নিৰ্বাচন কৰক
--	---	--	---

[illegible]

SOPROP/Nov-24/Ver.1.0

- সকলো ভৌতিক ডেলিভারেল সমূহ ‘পছন্দর মেইলিং ঠিকানা’লৈ আৰু ডিজিটেল ডেলিভাৰেলসমূহ বৰ্তমানৰ পঞ্জীয়নভুক্ত ইমেইল আইডি বা মোবাইল নম্বৰলৈ প্ৰেৰণ কৰা হ’ব।
- বেংকে পঞ্জীয়নভুক্ত পেয়ীসকলক পৰিশোধৰ বাবে একাউন্টৰ স্বয়ং ডেবিটৰ বাবে ষ্টেপিং নিৰ্দেশনা (‘এছআই’) সুবিধা প্ৰদান কৰে। ধনৰ নাটনিৰ বাবে বা এছআইৰ কাম-কাজৰ সৈতে জড়িত তৃতীয় পক্ষৰ ফলত হোৱা বিলম্বৰ বাবে বেংক দায়ী নহ’ব।
- ৱেবছাইট আৰু শাখাসমূহৰ জাননী ব’ৰ্ডত প্ৰদৰ্শিত চাৰ্জৰ সূচীত উল্লেখ কৰা হাৰত তলৰ সেৱাসমূহৰ বাবে বেংকৰ চাৰ্জ প্ৰযোজ্য।
o নগদ ধন জমা কৰা আৰু উলিওৱা, একাউন্টৰ শ্ৰেণীৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰিত ন্যূনতম বেলেঞ্চৰ বক্ষণাবেক্ষণ নকৰা, এছএমএছ সতৰ্কবাণী, ৱেমিটেস, একাউন্ট বন্ধ কৰাৰ চাৰ্জ আদি।
- ডেবিট কাৰ্ড ‘অসক্ৰিয়’ অৱস্থাত প্ৰেৰণ কৰা হৈছে / হ’ব। সক্ৰিয় কৰিবলৈ আপুনি প্ৰথমে আপোনাৰ পিন সৃষ্টি কৰিব লাগিব। ভাৰতৰ ভিতৰত এটিএম আৰু পিঅ’এছ লেনদেন অবিকল্পিতভাৱে সক্ৰিয় কৰা হয়।
- ডিএনচিৰ বাবে পঞ্জীয়ন হোৱা নিৰ্বিশেষে বেংকে গ্ৰাহকৰ সৈতে একাউন্ট সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্যৰ বাবে যোগাযোগ কৰিব (যেনে অকতৃত্বশীল লেনদেন ইয়াদি)।
- ডেবিট কাৰ্ডৰ লেনদেনৰ অধিকাৰ / সীমাসমূহ তলত দিয়া বিকল্পসমূহৰ জৰিয়তে সক্ৰিয় / অক্ষম / পৰিৱৰ্তিত কৰিব পৰা যায়-ইণ্টাৰনেট বেংকিং / মোবাইল বেংকিং / আইডিআৰ / শাখা।
- এক ফিল্ড ডিপোজিটত, চুক্তিবদ্ধ হাৰত সুত ক্ৰিমাসিকভাৱে কম্পাউণ্ড কৰা হয়। সুত ঘণনাৰ উদ্দেশ্যে বছৰটো 365 দিন হিচাপে লোৱা হয়। সম্পূৰ্ণ বা আংশিকভাৱে ধন উলিওৱাকে ধৰি জমা ধন পৰিপক্কতাৰ পূৰ্বে বন্ধ কৰা হ’লে সুত প্ৰদান কৰা হ’ব যি সময়ৰ বাবে এফডি প্ৰকৃততে বেংকত থাকে, সেই সময়ৰ বাবে প্ৰযোজ্য হাৰত 1% জৰিমনা বিহা হ’ব। আৰবিআইৰ নিৰ্দেশনা অনুসৰি ন্যূনতম কা যকালতকৈ কম সময়ৰ বাবে জমা ধন বেংকত থাকিলে কোনো সুত প্ৰদান কৰা নহ’ব।
- ডেবিট কাৰ্ডৰ মাচুল www.rblbank.com >> ননসেৱা চাৰ্জ আৰু মাচুলত থকা চাৰ্জৰ সময়সূচী অনুসৰি প্ৰযোজ্য হ’ব।
- 24 মাহৰ অবিৰত সময়ৰ বাবে কোনো গ্ৰাহকৰ দ্বাৰা প্ৰৰোচিত লেনদেন (যেনে বিত্তীয়, অবিত্তীয় বা কেৱাইটি আপডেচন) নথকা একাউন্টসমূহক ডৰমেণ্ট / অকাৰ্যকৰী একাউন্ট হিচাপে শ্ৰেণীভুক্ত কৰা হ’ব। গ্ৰাহকে শাখা পৰিৱৰ্শন নকৰা পৰ্যন্ত আৰু একাউন্ট সক্ৰিয় কৰাৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ নিবিদা নকৰা পৰ্যন্ত কোনো ধৰণৰ নগদ ধন জমা বা উলিওৱাৰ অনুমতি প্ৰদান কৰা নহ’ব।
- বেংক একাউন্টত জমা ধন সময়ে সময়ে নিয়মৰ দ্বাৰা নিৰ্ধাৰিত পৰিমাণলৈকে ডিআইচিজিচিট বীমা কৰা হয়। জমা বীমাৰ বিষয়ে জানিবলৈ অনুগ্ৰহ কৰি www.dicgc.org.in ত লগ হৈ কৰক।
- বেংকৰ অভিযোগ নিৰাময় নীতি ‘গ্ৰাহকৰ অভিযোগৰ প্ৰতিকাৰৰ বাবে বেংকৰ গ্ৰাহক সেৱা ৱেবছাইট www.rblbank.com ৰ অধীনত প্ৰদৰ্শন কৰা হৈছে। আপোনাৰ অভিযোগ পঞ্জীয়ন কৰিবলৈ অনুগ্ৰহ কৰি আপোনাৰ নিকটৱৰ্তী শাখালৈ য়াওক বা বেংকৰ ১৮৮ছাইট www.rblbank.com ত গ্ৰাহক সেৱাত লগ অন কৰক বা 022-6115300 নম্বৰত ফোন কৰক।
- বিশদ চৰ্ত আৰু নিয়মৰ বাবে, অনুগ্ৰহ কৰি চাওক- www.rblbank.com >> অন্যান্য >> অতি গুৰুত্বপূৰ্ণ চৰ্ত আৰু নিয়ম।